

IBSA Foreign Ministers' Virtual Meeting

September 16, 2020

আই বি এচ এ বৈদেশিক মন্ত্ৰীসকলৰ ভিডিঅ' কনফাৰেন্স

ছেপ্টেম্বৰ 16, 2020

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শ্ৰী এচ. জায়শংকৰে ১৬ ছেপ্টেম্বৰ, ২০২০ তাৰিখে আই বি এচ এ বৈদেশিক মন্ত্ৰীসকলৰ সৈতে ভিডিঅ' কনফাৰেন্স যোগে এক বৈঠকত মিলিত হয়। দক্ষিণ আফ্ৰিকাৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু সহযোগিতাৰ মন্ত্ৰী গ্ৰেচ নালেডি মন্দিছা পান্দৰ আৰু ব্ৰাজিলৰ ৰাষ্ট্ৰীয় সার্বভৌমত্ব আৰু নাগৰিকত্বৰ সচিব (উপ-মন্ত্ৰী) ৰাষ্ট্ৰদূত ফেবিঅ' মাৰজান'ই তেওঁলোকৰ সংশ্লিষ্ট দেশসমূহক প্ৰতিনিধিত্ব কৰে।

মন্ত্ৰীসকলে আই বি এচ এ সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰত মতামত বিনিময় কৰে। মন্ত্ৰীসকলে বিভিন্ন বিশ্বজনীন তাৎপৰ্যপূৰ্ণ সমস্যা যেনে শান্তি, সুৰক্ষা, সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ, জলবায়ুৰ পৰিবৰ্তন, সহনশীল উন্নয়ন, বহুপাক্ষিক বাণিজ্য ব্যৱস্থা, নিৰন্ত্ৰীকৰণ, অ-সম্প্ৰসাৰণ সমস্যা আৰু দক্ষিণৰ পৰা দক্ষিণলৈ সহযোগিতা আদিৰ ওপৰতো মতামত বিনিময় কৰে। পৰৱৰ্তী সময়ত মন্ত্ৰীসকলে ক'ভিড-১৯ মহামাৰীৰ সৈতে যুঁজ দিয়ে ক্ষেত্ৰত তেওঁলোকৰ অভিজ্ঞতাৰ বিৱৰণ দিয়ে আৰু এই ক্ষেত্ৰত দৰিদ্ৰতা আৰু ক্ষুধা নিৰাৰণৰ বাবে আই বি এচ এ পুঁজিয়ে আগবঢ়োৱা সহায়ৰ প্ৰশংসা কৰে।

এই উপলক্ষে তেওঁলোকে গ্লবেল চাউথৰ এক সমূহীয়া প্ৰচেষ্টাৰ ৰূপত ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদৰ সংশোধনৰ বিষয়ত আই বি এচ এ যুটীয়া মন্ত্ৰীস্বৰ বিবৃতি গ্ৰহণ আৰু মুকলি কৰে। মন্ত্ৰীসকলে ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদৰ দ্ৰুততৰ আৰু ব্যাপক প্ৰগতি লাভ কৰাৰ প্ৰতি ৰখা দুৰ্ভাগ্য দায়বদ্ধতাক অধিক স্প্ৰতিভ কৰাৰ এক প্ৰতিনিধিত্বমূলক, সন্মিলিত, ন্যায়সংগত, প্ৰতিক্ৰিয়াশীল আৰু কাৰ্যকৰী ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদ লাভ কৰিবৰ বাবে সুৰক্ষা পৰিষদৰ সদস্যতা বৃদ্ধিৰ প্ৰতি থকা দায়বদ্ধতাক পুনৰুজ্জীৱিত কৰাৰ, য'ত স্থায়ী আৰু অস্থায়ী দুয়োটা শ্ৰেণীৰে উন্নয়নশীল দেশসমূহো সন্নিবিষ্ট হৈ থাকিব, বাবে এক আন্তৰ্জাতিক সম্প্ৰদায়ৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিয়ে। যুটীয়া মন্ত্ৰীস্বৰ বিবৃতি উপলব্ধ হ'ব <https://www.mea.gov.in/bilateral-documents.htm?dtl/32989>

মন্ত্ৰীসকলে বহুপাক্ষিক পৰ্যায়ত আই বি এচ এ-ৰ সহযোগিতা বৃদ্ধি কৰি আৰু তিনিওখন সদস্য দেশত আই বি এচ এ কাৰ্যসূচীসমূহ আয়োজন কৰিবৰ বাবে সন্মতি আগবঢ়ায়।

আই বি এচ এ-ৰ সহযোগিতাৰ প্ৰতি থকা দায়বদ্ধতাসমূহ সুচাৰুৰূপে পালন কৰা বাবে দক্ষিণ আফ্ৰিকা আৰু ব্ৰাজিলে ভাৰতৰ প্ৰশংসা কৰে।

নতুন দিল্লী

ছেপ্টেম্বৰ 16, 2020

DISCLAIMER: This is an approximate translation. The original is available in English on MEA's website and may be referred to as the official press release.